

Press Release by Ministry of Health and Family Welfare (14.03.2020)

March 14, 2020

ভাৰত চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি

মাৰ্চ 14, 2020

ভাৰত চৰকাৰে ক'ভিড-19 ৰোগ প্ৰতিৰোধ, প্ৰতিহত কৰিবৰ বাবে ভ্ৰমণৰ নিষেধাজ্ঞা, বিমানবন্দৰ আৰু জাহাজ বন্দৰ আদিত সকলো যাত্ৰীৰে স্বাস্থ্য পৰীক্ষা, ভিছা নিলম্বন আৰু স্ব-আবদ্ধতা আদি সক্ৰিয় আৰু সময়োপযোগী ব্যৱস্থা হাতত লৈছে।

অতিৰিক্ত কোৱাৰেণ্টিন প্ৰবন্ধ, পৃথক কোঠাৰ নিৰ্মাণ, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ প্ৰশিক্ষণ, পৰ্যাপ্ত সঁজুলিৰ উপস্থিতি, ব্যক্তিগত সুৰক্ষা সঁজুলি, ঔষধ, মাস্ক আদি সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অধিক শক্তিশালী কৰি তোলা হৈছে।

মন্ত্ৰীসভাৰ সচিবে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে বিভিন্ন ৰাজ্যৰ মুখ্য সচিবসকলৰ সৈতে আলোচনা কৰি প্ৰস্তুতি আৰু বিভিন্ন কাৰ্যাৱলীসমূহৰ খতিয়ান লয়। তেওঁ পৰ্যাপ্ত সংখ্যক পৃথক কোঠাৰ প্ৰস্তুতি, কোৱাৰেণ্টিন প্ৰবন্ধৰ উন্নতিৰ জৰিয়তে ক'ভিড-19 ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে এই কথাও নিশ্চিত কৰিবলৈ কয় যে এই ৰোগ চিহ্নিত হোৱা দেশসমূহৰ পৰা অহা যাত্ৰীসকলক নিয়মাবলী অনুসৰি কোৱাৰেণ্টিনত ৰখা হয় যাতে। তেওঁ কোভিড-19 ৰোগ সম্পৰ্কে জন সজাগতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰো পুনৰীক্ষণ কৰে।

বস্ত্ৰৰ অভাৱ আৰু ক'লা বজাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ, ভাৰত চৰকাৰে মাস্ক আৰু হেণ্ড ছেনিটাইজাৰক অত্যৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত 30 জুন, 2020 পৰ্যন্ত অত্যৱশ্যকীয় সামগ্ৰীৰূপে ঘোষণা কৰে। অত্যৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত, ৰাজ্যসমূহে এইবোৰৰ যোগান মসৃণ কৰিবৰ বাবে তেওঁলোকৰ উৎপাদকসকলক এই সামগ্ৰীসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ ক'ব পাৰে।

মহামাৰী ৰোগ আইন 1897 ত থকা উল্লেখ অনুসৰি, কিছুমান ৰাজ্যই এই সংক্ৰামক ৰোগক প্ৰতিহত কৰিবলৈ কিছু সক্ষম প্ৰবন্ধৰো ব্যৱহাৰ কৰিছে। এই আইনৰ অধীনত, ৰাজ্যসমূহে যিকোনো ব্যক্তিক কিছুমান পদক্ষেপ গ্ৰহণ কৰিবলৈ অধিকাৰ দিবলগীয়া হ'ব পাৰে আৰু জাননী জাৰি কৰি তেনে অস্থায়ী নিয়মাবলীসমূহ জনসাধাৰণক পালন কৰিবলৈ আহ্বান জনাব পাৰে।

দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত, ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে এতিয়া ৰাজ্যিক চৰকাৰৰ আৰু

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পুঁজিৰ উপৰিও ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া পুঁজিৰ পৰা ধন আদায় কৰিব পাৰিব। এই সন্দৰ্ভত গৃহ মন্ত্ৰনালয়ে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ বিস্তৃত নিয়মাবলীসমূহ প্ৰেৰণ কৰিছে।

তাৰোপৰি, ক'ভিড-19 ৰোগ পৰীক্ষা কৰিব পৰাকৈ সক্ষম পৰীক্ষাগাৰৰ সংখ্যা মুঠ 52 টালৈ বৃদ্ধি কৰা হৈছে।

30টা নিৰ্দিষ্ট বিমানবন্দৰত 11,406 খন বিমানেৰে ভাৰতলৈ অহা 12,29,363 গৰাকী যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰিও, দেশলৈ ঘূৰি অহা সকলো যাত্ৰীয়েই কোৱাৰেণ্টিনত থকাটো বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

এই পৰ্যন্ত দেশত 84 গৰাকী ক'ভিড-19 ৰোগী চিনাক্ত কৰা হৈছে আৰু এওঁলোকৰ ভিতৰত 10 গৰাকী সুস্থ হৈ উঠাত ঘৰলৈ পঠিওৱা হৈছে। এই ৰোগীসকলৰ সংস্পৰ্শত অহা 4000 তকৈ ও অধিক লোক চিনাক্ত কৰা হৈছে আৰু এওঁলোকক নিৰীক্ষণত ৰখা হৈছে। এওঁলোকৰ সংস্পৰ্শত অহা আন লোকসকলকো চিনাক্ত কৰিবলৈ চেষ্টা কৰি থকা হৈছে।

এই কথা পুনৰ দোহাৰি কোৱা হৈছে যে ভাৰতীয় নাগৰিকসকলে সকলো প্ৰকাৰৰ অ-প্ৰয়োজনীয় বিদেশ যাত্ৰা পৰিহাৰ কৰাৰ লগতে উচ্চ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ থকা দেশ যাত্ৰা কৰাৰ পৰা বিৰত থাকিব লাগিব। দেশলৈ ঘূৰি অহা সকলো আন্তঃৰাষ্ট্ৰীয় যাত্ৰীয়ে তেওঁলোকৰ স্বাস্থ্যৰ নিজে মনিটৰ কৰিব লাগিব আৰু চৰকাৰৰ দ্বাৰা জাৰি কৰা কৰিবলগীয়া আৰু কৰিবনলগীয়া কাৰ্যৰ নিয়মাবলীসমূহ পালন কৰিব লাগিব।

DISCLAIMER : This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.